

Visit of Minister of State for External Affairs Shri V. Muraleedharan to the Republic of the Sudan and Republic of South Sudan (October 18-22, 2021)

October 16, 2021

বিদেশ বিষয়ক ৰাজ্যিক মন্ত্ৰী শ্ৰী ভি মূৰলীধৰণৰ চুডান গণতন্ত্ৰ আৰু দক্ষিণ চুডান গণতন্ত্ৰ ভ্ৰমণ (অক্টোবৰ 18-22, 2021)

অক্টোবৰ 16, 2021

1. বিদেশ বিষয়ক আৰু সংসদ বিষয়ক ৰাজ্যিক মন্ত্ৰী (এমঅ'এছ) শ্ৰী ভি মূৰলীধৰণে চুডান গণৰাজ্যলৈ অক্টোবৰ 18 - 19, 2021 তাৰিখে আৰু দক্ষিণ চুডান গণৰাজ্যলৈ অক্টোবৰ 20 - 22, 2021 তাৰিখে আনুষ্ঠানিক ভ্ৰমণত যাব। এয়া তেওঁৰ প্ৰথম ভ্ৰমণ হ'ব দুয়োখন দেশলৈ।
2. নিজৰ চুডান ভ্ৰমণত, ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে বিদেশ মন্ত্ৰী ডঃ মাৰিয়াম আল-চাদিক আল-মাহদি আৰু আন বিশিষ্ট ব্যক্তিসকলৰ সৈতে পাৰস্পৰিক ৰুচীৰ দ্বিপক্ষীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। তেওঁ চুডান সাৰ্বভৌম পৰিষদৰ ৰাষ্ট্ৰপতি মাননীয় প্ৰথম লেফটেনেণ্ট জেনেৰেল আন্দেল ফাটাহ অন্দেলৰক্ষানৰ আল বুৰ্হান আৰু প্ৰধান মন্ত্ৰী মাননীয় মিঃ আন্দাল্লা হামদকৰ সৈতে সাক্ষাৎ কৰিব। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণত চুডানৰ ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও মিথস্ক্ৰিয়া কৰিব।
3. দক্ষিণ চুডানত, ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি মাননীয় জেনেৰেল চালভা কিৰ মায়াৰডিটক সাক্ষাৎ কৰিবলৈ। তেওঁ বিদেশ বিষয়ক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা মন্ত্ৰী, মিঃ মায়িক আয়ি ডেং, পৰিৱৰ্তনকালিন ৰাষ্ট্ৰীয় বিধান সভাৰ বক্তা, মাননীয় মিছেছ জেমা নুনুকুস্বা আৰু আন বিশিষ্ট ব্যক্তিসকলক লগ কৰিব। তেওঁ জুৱাত ভাৰতীয় সম্প্ৰদায়ক সন্মোদন কৰিব আৰু তাৰ ভাৰতীয় উদ্যোক্তাসকলৰ সৈতে মিথস্ক্ৰিয়া কৰিব। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে ভাৰতীয় সেনা চিকিৎসকলে চলোৱা দক্ষিণ চুডানৰ ৰাষ্ট্ৰ সংঘ মিচনৰ (ইউএনএমআইএছএছ) এখন চিকিৎসালয় ভ্ৰমণ কৰিব জুৱাত।
4. ভাৰতে উমাল, বন্ধুত্ব আৰু আন্তৰিক সম্পৰ্ক উপভোগ কৰে চুডান আৰু দক্ষিণ চুডানৰ সৈতে। বহুতো ভাৰতীয় কোম্পানী দুয়োখন দেশত বিভিন্ন খণ্ডত কাৰ্যকৰা যোৱা কেইবছৰমান ধৰি, ভাৰত আগৰণুৱা হৈ আছে চুডান আৰু দক্ষিণ চুডানৰ যুৱচামৰ ক্ষমতা নিৰ্মাণত। দুয়োখন দেশৰ পৰা এক বৃহৎ সংখ্যাৰ শিক্ষাৰ্থীয়ে ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰি আছে। ভাৰতৰ গভীৰ সাংস্কৃতিক আৰু মানৱ সম্পৰ্ক আছে চুডান আৰু দক্ষিণ চুডানৰ সৈতে। এই ভ্ৰমণে দুয়োখন দেশৰ সৈতে আমাৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

নতুন দিল্লী

অক্টোবৰ 16, 2021

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.